



50
YEARS IN INDIA

এখন পৃথিবী
এখন ঘর
ONE EARTH
ONE HOME

৩য় পদক্ষেপ : আলোচনা আৰু কাৰ্য্য কৰা
STEP 3 DISCUSS AND DO



৩য়, ৪র্থ আৰু ৫ম শ্ৰেণী
CLASSES 3, 4 & 5

কৰ্মপুষ্টিকা
ACTIVITY BOOK



Dear Children,

*There is a tiny virus outside, which is not so nice
and we are all staying safe in our houses like little mice.*

*Don't we all wish we had something to do,
a run in the field or a game of peek-a-boo or stapoo.*

*So why just sit in the house and dilly-dally
Let's all gather for an activity with our family.*

*And One Earth - One Home is the best way
To spend your time exploring nature today.*



সকলোকে 'এখন পৃথিৱী-এখন ঘৰ' অনুষ্ঠান লানিলৈ আদৰ্শ জনাইছো।

তোমালোকে বাকু জানিছিলানে যে তোমালোকৰ ঘৰত তোমালোকৰ বাহিৰে আন প্ৰাণীয়েও বাস কৰে? তোমালোকে বোধহয় চেনীৰ দানাৰ কাষত কেইটামান পৰুৱা অথবা ঘৰৰ কাষৰে গছজোপাত পক্ষীৰ কলৰৰ নাইবা ১৮০° কোণত মকৰা এটাই নিজৰ জাল খনৰ পৰা ওলমি থকা দেখিবলৈ পাইছা।

আমাৰ লগতে আন বহুপ্ৰকাৰৰ প্ৰাণী এই পৃথিৱীৰে বাসিন্দা। আৰু সেয়ে তেনে প্ৰাণীসমূহক-সি লাগে বনৰীয়া নাইবা আমাৰ লগতে আমাৰ ঘৰুৱা পৰিবেশত থকাই হওঁক, আমি সহানুভূতি প্ৰদৰ্শন কৰিব লাগে আৰু সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত আমি সচেতন হ'ব লাগে।

সেয়ে, ব'লা আমি এই আনন্দময় যাত্ৰালৈ আগবাঢ়ো এটাৰ পিচত আনটো কেৱল ৩ টি পদক্ষেপ গ্ৰহণ কৰি।



১ম পদক্ষেপ : সন্ধান আৰু আৱিষ্কাৰ



২য় পদক্ষেপ : চোৱা আৰু শিকা



৩য় পদক্ষেপ : আলোচনা আৰু কাৰ্য কৰা

সকলোৱে মিলি জুলি আহা গঢ়ো এখনি শ্যামলী ধৰা তেহে পাম

আমি আনন্দময় আৰু স্বাস্থ্যকৰ পৰিবেশ চিৰযুগমীয়া



অভিভাৱকৰ প্ৰতি

“

‘এখন পৃথিৱী - এখন ঘৰ’ ১০ সপ্তাহ জোৰা এলানি হুস্ম্যাৰ্দ্দী অনুষ্ঠান সূচী
য’ত প্ৰতি সপ্তাহে কাৰ্য কৰিবলৈ কেৱল ৩০ মিনিট সময়ৰ প্ৰয়োজন হ’ব।

- △ কৰ্মপৃষ্ঠাসমূহ ছপা কৰি অথবা এখন উকা কাগজ/বহীত সম্পূৰ্ণ কৰিব পৰা যাব।
- △ সকলো কাৰ্য সম্পন্ন কৰাৰ সময়ত নিজৰ সন্তানক সহায় সহযোগীতা আগবঢ়াব। কৰ্মপৃষ্ঠা
সমূহ পুৰাবলৈ তেওঁলোকক সহায় কৰিব।
- △ প্ৰতিটো কাৰ্যৰ বাবে একোটি চুটি ভিডিঅ’ আছে। সেইসমূহ হোৱাটচএপৰ জৰিয়তে
শিক্ষকসকললৈ প্ৰেৰণ কৰা হ’ব অথবা কৰ্মপৃষ্ঠাত থকা লিংকৰ সহায়েৰে ডাউনলড কৰিব
পৰা যাব।
- △ সৰু-সৰু সফলতা সমূহত সকলোৰে মিলিজুলি একেলগে পৰিয়ালৰ সৈতে আনন্দ
উপভোগ কৰিব।

”



৩য় পদক্ষেপ
আলোচনা আৰু কাৰ্য কৰা

তুমি অতি সুন্দৰভাৱে আঙুৰাই গৈছা, থ'মকি নৰ'বা। 'এখন পৃথিৱী এখন ঘৰ'ৰ অন্তিম পদক্ষেপ লোৱাৰ সময় সমাগত। ইয়াত ৪খন কৰ্মপৃষ্ঠা আৰু ৩টা ভিডিঅ' থাকিব।

সূচী



ভিডিঅ' V3A: সিঁচা, উৎপাদন কৰা, খেতি কৰা।
ঘৰতে গছ এজোপা গজাবলৈ শিকা।



কৰ্মপৃষ্ঠা W3A: মোৰ কণমানি বাগিচা
পুৰণি টেকেলি আৰু পাত্ৰ ব্যৱহাৰ কৰি এজোপা গছপুলি (যিকোনো পাচলি, ফল বা বনৌষধি) গজুৱাব ব্যৱস্থা কৰা।



ভিডিঅ' V3B: আৱৰ্জনাৰ বিষয়ে।
আৱৰ্জনাৰ পৰিমাণ হ্রাস কৰিবলৈ আৰু অধিক পৰিৱেশ অনুকূল হ'বলৈ শিকো আহা



কৰ্মপৃষ্ঠা W3B: মই দায়িত্বশীল
তোমাৰ ঘৰত উৎপন্ন হোৱা বিভিন্ন প্ৰকাৰৰ আৱৰ্জনাৰ এখন তালিকা প্ৰস্তুত কৰা। শুকান আৰু ভিজা/ সেমেকা আৱৰ্জনা ৰূপে বিভক্ত কৰা।



ভিডিঅ' V3C: প্ৰকৃতিত পুনৰাবৰ্তন
পচনসাব প্ৰস্তুত কৰা বিধি শিকি লোৱা আৰু ঘৰতে কিদৰে ইয়াক কৰিব পাৰি জানি লোৱা।



কৰ্মপৃষ্ঠা W3C: ঘৰৰ পাছফালে যাদু
ঘৰৰ পাছফালে পচন সাব প্ৰস্তুত কৰি যাদু সম্পন্ন কৰা



কৰ্মপৃষ্ঠা W3D: এটা 'সেউজীয়া ঘৰ' প্ৰস্তুত কৰো আহাঁ।
পৰিয়ালৰ আচৰণ বিধি এ সপ্তাহৰ বাবে নিৰীক্ষণ কৰা



পুনৰুক্তি আৰু আগলৈ
কি শিকিলা দোহাৰিবা আৰু প্ৰতিবেদন/ বিৱৰণী প্ৰস্তুত কৰিবা।

সেউজীয়া ঘৰ'ৰ প্ৰতীক সৃষ্টি কৰা	শপতবাক্য চহী কৰা
পুৰণি সামগ্ৰী ব্যৱহাৰ কৰি এটা 'সেউজীয়া ঘৰ'ৰ প্ৰতীক তৈয়াৰ কৰা আৰু ঘৰত স্থাপন কৰা।	পৰিয়ালৰ সকলোৱে যি বিধি সদায়েই পালন কৰি যাবলৈ স্থিৰ কৰিছা তাক লিখি লোৱা। তাত সকলোৱে চহী কৰা আৰু দেখা পোৱা স্থানত থৈ দিবা।

'এখন পৃথিৱী-এখন ঘৰ' এ বহনক্ষম বিকাশৰ লক্ষ্যত (SDGs) উপনীত হ'বলৈ সহায় কৰে।

STEP 3 IS FOR :



ভিডিঅ' V3A

ভিডিঅ টাইম

সিঁচা, উৎপাদন কৰা, খেতি কৰা !

অতি সহজেই কি দৰে নিজৰ ঘৰত ফলমূল শাক-পাচলি আৰু বনৌষধি জাতীয় উদ্ভিদৰ খেতি কৰিব পৰা যায়, এই ভিডিঅ'ৰ সহায়েৰে শিকি লোৱা



কৰ্মপৃষ্ঠা

W3A

মোৰ কণমানি বাগিচা

এটি স্বাস্থ্যবান পৰিয়ালৰ বাবে সুস্বাদু আহাৰ প্ৰয়োজন

আমি যেতিয়া আমাৰ খাদ্যৰ বাবে
নিজেই কৃষি/খেতি কৰো, তেতিয়া
আমি আমাৰ পুষ্টিৰীক আৰু
আধিক স্বাস্থ্যকৰ কৰিবলৈ
সক্ষম হ'ও

পাচলি বাগিচা এখন
যিকোনো ঠাইতে
পাতিব পৰা যায়

কনীৰ খোলা নাইবা
নাৰিকলৰ খোলাত
গছপুলি ৰুব পৰা যায়

বতৰৰ ফল মূলৰ আৰু
শাক পাচলিৰ কম সময়তে
আৰু কম যত্নতেই
বৃদ্ধি হয়

সম্পূৰ্ণ হোৱা পদক্ষেপকেইটাত চিন দিবা নাইবা নিজৰ বহীত ক্ৰমিক নম্বৰ লিখি থ'বা

১/ তোমাৰ গছ পুলিটো ৰুবলৈ উপযুক্ত স্থান নিৰ্বাচন কৰা ঠাইৰ নাটনি হ'লে এটা
পাত্ৰ বিচাৰি লোৱা। এই পাত্ৰটো কনীৰ খোলা, টেকেলি নাইবা পুৰণি বয়াম হ'ব
পাৰে।



১/ তোমাৰ গছপুলিবিলাক এনেধৰণে ৰুব পাৰিবা –



ক। সহজে পোৱা মাটিৰ
টেকেলি বা পাত্ৰ



খ। প্লাষ্টিকৰ ব্যৱহৃত বটল



গ। ঘৰৰ চাললৈ বগাই যোৱা
আৰোহী উদ্ভিদ



ঘ। কণীৰ খোলত ক্ষুদ্ৰ গছপুলি



ঙ। নাৰিকলৰ বাকলি বাখোলা



চ। পুৰণা বাল্টি নাইবা অন্য
কোনো পাত্ৰ

২/ পৰিয়ালৰ জ্যেষ্ঠজনৰ সহায়ত তলৰ তালিকা খন সম্পূৰ্ণ কৰা

ঋতু	সিঁচিবৰ উপযুক্ত এজোপা গছপুলি (পাচলি/বনৌষধি)	বৃদ্ধিৰ বাবে কিমান সময়ৰ প্ৰয়োজন হ'ব?
গ্ৰীষ্ম		
বৰ্ষা		
শীত		

৩/ খেতিৰ বাবে নিৰ্বাচিত ঠাইডোখৰত পৰিয়ালৰ সৈতে লগ হৈ গছপুলি ৰুই দিবা।

৪/ পূৰ্ণ বৃদ্ধিৰ পিছত তোমাৰ গছপুলিটোৰ ছবি আঁকিবা

ভিডিঅ' V3B

ভিডিঅ টাইম
আৱৰ্জনাৰ বিষয়ে !

আৱৰ্জনা সৃষ্টিৰ পৰিমাণ হ্রাস কৰিবলৈ এই ভিডিঅ'টোৰ পৰা শিকি লোৱা।




কৰ্মপৃষ্ঠা


W3B

মই দায়িত্বশীল

তোমাৰ ঘৰত উৎপন্ন হোৱা আৱৰ্জনা সমূহত নিম্নোলিখিত তালিকাত চিন দিয়া নাইবা লিখি থোৱা



১. পাচলি আৰু ফলমূলৰ বাকলি



২. ৰৈ যোৱা খাদ্য



৩. সৰা পাত




৪. ভঙা কাঁচ




৫. কাপোৰ ধোৱা পানী



৬. পুৰণি বাতৰি কাকত




৭. ভগা আচৰাৰ পত্ৰ



৮. ভঙা চিঙা খেলনা




৯. পচিয়োৱা ফলমূল আৰু পাচলি



১০. প্লাষ্টিকৰ বটল





১১. প্লাষ্টিকৰ আৱৰণ/মোনা



১২. ব্যৱহৃত বহী

এতিয়া এটি ক্ষুদ্ৰ কাৰ্য্য কৰাৰ সময় তলত দিয়া পদক্ষেপ সমূহ পালন কৰা-

- পুৰণি পাত্ৰ ব্যৱহাৰ কৰি ঘৰত ২ টা ডাষ্টবিন তৈয়াৰ কৰা। এটা ভিজা/সেমেকা আৱৰ্জনাৰ বাবে আৰু আনটো শুকান আৱৰ্জনাৰ বাবে।
- তলত দিয়া ধৰণে তোমাৰ বহীখনত চিত্ৰ আঁকি লোৱা। বিভিন্ন আৱৰ্জনা ভিজা/সেমেকা আৰু শুকান ৰূপে বিভক্ত কৰা। ওপৰত দিয়া তালিকা খন প্ৰয়োজন হ'লে চাই লোৱা।



মনত ৰাখিবা-

- শুকান আৰ্জনা পুনৰ ব্যৱহাৰ কৰিব পৰা যায়।
- ভিজা/সেমেকা আৰ্জনাৰ পৰা গছ-পুলিৰ বাবে পুষ্টিৰ পচনসাৰ প্ৰস্তুত কৰিব পাৰি।
- কিছুমান ঘৰুৱা আৰ্জনা ক্ষতি কাৰক। এনেবোৰ আৰ্জনাৰ ক্ষেত্ৰত সাৱধান হ'বা।

 বৈ যোৱা পেইন্ট	 ব্যৱহৃত পুৰণি বেটাৰী	 অনাময় আৰ্জনা
 ৰাসায়নিক সাৰ	 পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা দ্ৰব্য	 কীটনাশক
 নষ্ট হোৱা বৈদ্যুতিক সামগ্ৰী	 মটৰ অইল্	 ম্যাদ ওকলা ঔষধ

- পানীৰ যিকোনো উৎসৰ সমীপত বিপদসংকুল আৰ্জনা পেলোৱা অনুচিত।
- তুমি পৃথক কৰা আৰ্জনা উপযুক্ত লোকে পোৱাটো নিশ্চিত কৰিবা।

ভিডিঅ' V3C

ভিডিঅ' টাইম প্রকৃতিত পুনৰাৰ্তন

পচন সাৰ প্ৰস্তুত কৰা বিধি শিকি লোৱা আৰু
ঘৰতে ইয়াক কিদৰে কৰিব পাৰি জানি লোৱা



কৰ্মপৃষ্ঠা

W3C

ঘৰৰ পাছফালে যাদু !

তলত দিয়া নিৰ্দেশ অনুযায়ী পচনসাৰৰ বাবে ঘৰতে এটা খাদ তৈয়াৰ কৰি লোৱা

১. অতিকমেও ৮১ লিটাৰ ক্ষমতাসম্পন্ন
ঢাকনিযুক্ত এটা প্লাষ্টিকৰ ডাঙৰ পাত্ৰ লোৱা

৩. সাধাৰণ পচনশীল সামগ্ৰীৰে পূৰ্ণ কৰা

২. ১-২ ইঞ্চি দূৰত্বত বিন্ধা কৰা

৪. বতাহ চলাচল হোৱাকৈ মুকলি ঠাইত নিয়মিত ৰূপে ঘোঁটালি দিবা।

৫. যদিহে অধিক পনীয়া যেন হয় তেনেহ'লে তাত বাতৰি
কাকত, শুকান সৰাপাত নাইবা তুঁহ মিহলাই দিবা

মনত ৰাখিবা :

১. বতাহ চলাচল কৰা আৱশ্যক।
২. পচনসাৰখিনি অধিক সেমেকা হ'বলৈ নিদিবা
৩. পাত্ৰটোৰ সকলোফালে বিন্ধা থাকিব লাগিব
৪. মাৰি এডালেৰে প্ৰতি সপ্তাহে এবাৰকৈ সেইখিনি লৰাই/ঘোঁটালি দিবা।
৫. যদিহে অধিক পনীয়া যেন হয়, তেনেহ'লে তাত বাতৰি কাকত শুকান সৰাপাত বা তুঁহ মিহলাই দিবা।
৬. পোক দেখিলে ভয় নকৰিবা, এইবিলাকে পচনত সহায় কৰে।

পাত্ৰটোত কি দিবা



ৰৈ যোৱা আহাৰ, চাহপাত



সৰাফুল, ঠাল-ঠেঙুলি




শুকান পাত

পাত্ৰটোত কি নিদিবা



মাংসৰ হাড়



মাংস আৰু মাংস জাত
আৱৰ্জনা



ৰুগীয়া গছপুলি বা
আন শুকন আৱৰ্জনা



কৰ্মপৃষ্ঠা


W3D

আমাৰ ঘৰটো 'সেউজীয়া ঘৰ'
কৰো আহা!

'গ্ৰীণ হেবিট্‌ছ' পালন কৰাটো পৰিবেশৰ বাবে গ্ৰহণীয়। ৫ টা 'R' মনত ৰাখি এই কামটো সহজেই কৰিব পৰা যায়।




REDUCE
(হ্ৰাস কৰা)




REPLACE
(প্ৰতি স্থাপন কৰা)



REPAIR
(মেৰামতি কৰা)



RECYCLE
(পুনৰাবৰ্তন কৰা)



REUSE
(পুনৰ ব্যৱহাৰ কৰা)

তলত দিয়া ধৰণে চাৰ্ট এখন তৈয়াৰ কৰিবা আৰু তোমাৰ পৰিয়ালৰ লগত আলোচনাত মিলিত হ'বা।

পৰিয়ালৰ সকলোকে এসপ্তাহৰ বাবে নিজ আচৰণ বিধি সমূহলৈ মন দিবলৈ কোৱা। এসপ্তাহৰ অন্তত প্ৰতিজন সদস্যক তেওঁ পালন কৰা আচৰণ বিধি বাবে তালিকা খনত চিন দিবা।

আচৰণ	১ ম সপ্তাহ	২ য় সপ্তাহ	৩ য় সপ্তাহ	৪ থ' সপ্তাহ
 বজাৰৰ পৰা ক্ৰয় কৰা পূৰ্বপ্ৰস্তুত খাদ্য বৰ্জন কৰিছো				
 ব্যৱহাৰ নকৰা সময়ত লাইট নুমুৱাই আৰু ফেন নচলোৱাকৈ থৈছো				
 গছপুলি আপডাল কৰিছো				
 এজোপা গছ বা প্ৰাণী এটা নিৰীক্ষণ কৰিছো				
 বজাৰলৈ মোনা লৈ গৈছো				
 পানী নিগৰি থকা নল মেৰামতি কৰিছো				
 পানীৰ পুনৰ ব্যৱহাৰ কৰিছো				
 এবিধ পাচলি/বনৌষধিৰ খেতি কৰিছো				
 ঘৰৰ বাবে কোনো প্লাষ্টিক জাত সামগ্ৰী ক্ৰয় নাই কৰা				
 আৱৰ্জনা পৃথক কৰিছো				

তলত দিয়া বিষয় সমূহ পৰিয়ালৰ সৈতে আলোচনা কৰা


- কোনোবা স্থান চিহ্নত নোহোৱাকৈ বৈ গৈছে নেকি? বৈছে/নাই ৰোৱা
- যদি বৈ গৈছে, কোনটো?

- সপ্তাহৰ দিন অতিক্ৰম হোৱাৰ লগে লগে চিনৰ সংখ্যা হ্রাস অথবা বৃদ্ধি হৈছে নেকি?

ভিডিঅ' V3D

ভিডিঅ' টাইম
এখন পৃথিৱী এখন ঘৰ
নিজে কৰো আঁহা

এখন পৃথিৱী এখন ঘৰৰ তিনিওটা পদক্ষেপ সম্পূৰ্ণ কৰা হ'ল। এতিয়া আনন্দ উদ্‌যাপনৰ সময়। এই নিজে কৰো আঁহা ভিডিঅ' টি চোৱা আৰু নিজৰ ঘৰ এখনি পতাকা বা নিচানেৰে সজোৱা। <https://youtu.be/jXGKL1XKLog>




উদ্‌যাপন কৰো আহা!

‘সেউজীয়া ঘৰ’ প্ৰতীক প্ৰস্তুত কৰো আহা!


পূৰণা কাপোৰেৰে সৰু পতাকা/নিচান প্ৰস্তুত কৰি নিজৰ ঘৰৰ চৌহদত স্থাপন কৰিবা।

তোমাৰ ঘৰ যে পৰিবেশ অনুকূল সেই বাৰ্তা এই প্ৰতীকে বহন কৰিব লাগিব। উদাহৰণ স্বৰূপে এজোপা গছ, সেউজীয়া হস্তচিহ্ন অথবা পৃথিৱী খন ধৰি থকা হস্তযুগল।


পতাকাৰ আৰ্হি



১. যিকোনো একটুকুৰা পূৰণি কাপোৰ লোৱা




২. সৰু ত্ৰিভুজৰ আকৰত কাটি লোৱা




৩. ফেব্ৰিক পেইন্ট ব্যৱহাৰ কৰি তোমাৰ প্ৰতীক প্ৰস্তুত কৰা



৪. মাৰি এডাল লোৱা




৫. ছবিত দেখুৱা ধৰণে চিন দিয়া স্থানত আঠা লগাই মাৰিডালত সংযুক্ত কৰা




৬. তোমাৰ পতাকা তৈয়াৰ হৈ গ’ল

নিচান বস্ত্ৰৰ আৰ্হি



১. যিকোনো একটুকুৰা অলপ ডাঙৰ আকৰৰ কাপোৰ লোৱা



২. সৰু সৰুকৈ ৫/৬ টুকুৰা ত্ৰিভুজৰ আকৃতি কাটি লোৱা



৩. ফেব্ৰিক পেইন্ট ব্যৱহাৰ কৰি প্ৰতি টুকুৰাতে তোমাৰ প্ৰতীকৰ ছবি আঁকি লোৱা



৪. কাপোৰৰ দীঘল বৰ্টি এডাল লোৱা



৫. ছবিত দিয়া ধৰণে চিনৰ ওপৰত আঠা লগাই টুকুৰা বোৰ বৰ্টি ডালত সংযুক্ত কৰা



৬. তোমাৰ নিচান বস্ত্ৰ তৈয়াৰ হৈ গ’ল

‘গ্ৰীণ ফেমিলি’ শপত বাক্য

‘এখন পৃথিৱী-এখন ঘৰ কাৰ্য্যবলী সমূহ সম্পন্ন কৰা বাবে অভিনন্দন!

নিজৰ শপতবাক্য লিখি উলিয়াবা আৰু ‘সেউজীয়া ঘৰ, সেউজীয়া পৰিয়াল’ৰ বাবে কৰনীয় কাৰ্য সমূহ পালন কৰি যোৱা। তলত দিয়া দিশ সমূহৰ ক্ষেত্ৰত পৰিয়ালৰ হৈ তোমালোকে যিটো আচৰণ বিধি নিয়মিত ৰূপে পালন কৰিবা তাৰ ছবি আকিবা নাইবা সেই বিষয়ে লিখিবা। এই পৃষ্ঠাখনত পৰিয়ালৰ সকলো সদস্যই চহী কৰিবা আৰু দেখা পোৱাকৈ থ’বা-

এনেধৰণে আমি সেউজীয়া ঘৰ আৰু সেউজীয়া পৰিয়াল হৈ ৰ’ম -

 কাষৰ উদ্ভিদজগত আৰু প্ৰাণীজগত	
 পানী	
 খাদ্য/আহাৰ	
 আবৰ্জনা	


নাম	শিশুটিৰ সৈতে সম্পৰ্ক	চহী/টিপচহী



পুনৰ্ভক্তি !

অভিনন্দন ! তুমি ৩য় পদক্ষেপ সম্পূৰ্ণ কৰিলা।

এতিয়ালৈকে আমি কি শিকিলো চাওঁ আহা ! তলত উল্লেখিত যি কথা তুমি এতিয়া শিকিলা তাত চিন দিয়া



১.

নিজৰ বাবে খাদ্য উৎপাদন কৰিলো



২.

ঘৰত দুই প্ৰকাৰৰ ডাষ্টবিন স্থাপন কৰিলো



৩.

মই ভিজা/সেমেকা আৱৰ্জনা আৰু শুকান আৱৰ্জনা পৃথক কৰিলো



৪.

পৰিবেশ অনুকূল ঘৰৰ অৰ্থ বুজি পালো



৫.

পৰিবেশ অনুকূল জীৱন ধাৰণৰ বিষয়ে বুজিলো

৩য় পদক্ষেপ সম্পূৰ্ণ কৰি উঠাৰ বাবে পাণ্ডা বটে তোমাক 'এখন পৃথিৱী এখন ঘৰ'ৰ বেজ্ প্ৰদান কৰিব বিচাৰিছে। তোমাৰ বেজ্টোৰ বাবে তলত দিয়া লিংকলৈ যোৱা

On the completion of **Step 3**, the Panda Bot wants to give you '**One Earth One Home**' **Badge**. Copy and paste the below link on your browser for your badge :

https://www.wfindia.org/about_wwf/environmental_education/one_earth_one_home/step_three_badge.cfm

